

# সীমান্তৰ প্ৰশ্নতভাৰত আৰু চীনৰ বিশেষ প্ৰতিনিধিৰ মাজত অষ্টাদশ বৈঠক

২৪ মাৰ্চ ২০১৫

২৩ মাৰ্চ ২০১৫ তাৰিখে সীমান্ত প্ৰশ্ন সম্পৰ্কে ভাৰত আৰু চীনৰ বিশেষ প্ৰতিনিধি সকলৰ অষ্টাদশ বৈঠক খন ভাৰতৰ ৰাষ্ট্ৰীয় উপদেষ্টা শ্ৰী অজিত ডোভাল আৰু চীনৰ ষ্টেট কাউন্সিলৰ মি:ইয়াং জিয়েচিৰ মাজত নতুন দিল্লীত অনুষ্ঠিত হয়। বৈঠক খন সৌহাৰ্দপূৰ্ণ আৰু স্পষ্টবাদীতাপূৰ্ণ হোৱাটো পৰিলক্ষিত হয়। তাৰোপৰি বৈঠকন এক গঠনমূলক আৰু অগ্ৰগতিৰ লক্ষ্যৰে পৰিবেশত অনুষ্ঠিত হয়।

ভাৰতত নতুন চৰকাৰ গঠন হোৱাৰ পাচত এইখনেই বিশেষ প্ৰতিনিধি সকলৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন বৈঠক। বিশেষ প্ৰতিনিধিৰ বৈঠকত পূৰ্বে অনুষ্ঠিত হোৱা বৈঠকসমূহৰ এক সুসংহত ভাৱে পৰ্যালোচনা কৰা হয়। আলোচনাৰ অগ্ৰগতি সম্পৰ্কে তেওঁলোকে সন্তোষ্টি প্ৰকাশ কৰে আৰু এক ন্যায্য, যুক্তি সন্মত উভয়পক্ষৰ দ্বাৰা গ্ৰহণ যোগ্য সীমান্ত প্ৰশ্নৰ আশু সমাধানৰ উদ্দেশ্যৰে ত্ৰি-সূত্ৰ পদক্ষেপৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত গুৰুত্ব প্ৰকাশ কৰে। ৰাজনৈতিক মান আৰু দিশনিৰ্ণয় কৰা নীতিসমূহৰ চুক্তিৰ ভিত্তিত সীমান্ত প্ৰশ্নৰ সমাধানত সীমান্ত প্ৰশ্নৰ সমাধানত এক পাৰস্পাৰিকভাৱে গ্ৰহণযোগ্য ফ্ৰেমৱৰ্ক সৃষ্টিৰ লক্ষ্যত বিশেষ প্ৰতিনিধিৰ আলোচনা আগবাঢ়ে।

দুয়োপক্ষই সীমান্ত অঞ্চলত শান্তি আৰু স্থিতাৱস্থা বজাই ৰখাৰ কাৰণে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দুয়োপক্ষই একমত হয়। দ্বিপাক্ষিক সম্পৰ্কৰ নিৰবিচ্ছিন্ন প্ৰগতিৰ ক্ষেত্ৰত এক পূৰ্বচৰ্ত, দুয়োদেশৰ সীমান্ত বাহিনীৰ মাজত হোৱা নিয়মিত আলোচনাত উভয়পক্ষই সন্তোষ্টি প্ৰকাশ কৰে আৰু এনে ধৰনৰ সংযোগৰ আৰু অধিক সম্প্ৰসাৰিত কৰাত একমত হয়। সীমান্ত অঞ্চলত শান্তি আৰু স্থিতাৱস্থা বজাই ৰখাৰ

ক্ষেত্ৰত এনে ধৰনৰ সংযোগ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু দুয়োপক্ষৰ মাজত আস্থা বৃদ্ধি কৰাৰ প্ৰতি গ্ৰহণ কৰা পদক্ষেপৰ অন্তৰ্গত ।

২০১৪ চনৰ চেপ্তেম্বৰ মাহত ৰাষ্ট্ৰপতি চি জিন পিঙৰ সফল ভাৰত ভ্ৰমণৰ পাছত দ্বিপাক্ষিক সম্পৰ্ক প্ৰসাৰণত উভয় পক্ষৰ বিশেষ প্ৰতিনিধিৰ ইতিবাচক ভূমিকা বুলি স্বীকৃতি প্ৰদান কৰে আৰু ভাৰত-চীন সম্পৰ্কত উক্ত ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ ঘটনা । ৰেলপথ, স্মাৰ্টচিটি , বৃত্তিগত শিক্ষা, দক্ষতা বৃদ্ধি, নিৰ্মল আৰু পুণৰ নবীকৰণ বিদ্যুতক্তি আৰু উতপাদনৰ ক্ষেত্ৰসমূহত দ্বিপাক্ষিক সম্বন্ধ সম্প্ৰসাৰণৰ ক্ষেত্ৰত প্ৰচিডেণ্ট চি'ৰ ভ্ৰমণ কালত যি দিকনিৰ্ণয় চিন্তিত হয় তাৰ ভিত্তিত গতি সঞ্চাৰ কৰাৰ বাবে দুয়োপক্ষৰ বিশেষ প্ৰতিনিধিয়ে সন্মতি প্ৰকাশ কৰে । সহোদৰা নগৰ আৰু সহোদৰা প্ৰদেশ ব্যৱস্থাপনাৰ মাধ্যমত ভাৰতৰ প্ৰদেশ আৰু চীনৰ প্ৰাদেশিক ৰাজ্যৰ মাজত ক্ৰমবৰ্দ্ধমান যোগাযোগৰ ভিত্তি দুয়োদেশৰ দ্বিপাক্ষিক সম্পৰ্ক গভীৰতম কৰাৰ মাধ্যম বুলি দুয়োপক্ষই একমত প্ৰকাশ কৰে । দুয়োগৰাকী বিশেষ প্ৰতিনিধিয়ে দুয়োদেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক গাঢ় কৰি তোলাৰ বাবে ৰশিৰ্ষপৰ্যায়ৰ ভ্ৰমণ বিনিময়ক গুৰুত্বপূৰ্ণ বুলি গুৰুত্ব প্ৰদান কৰে ।

দুয়োপক্ষই বিভিন্ন স্বাৰ্থৰ আঞ্চলিক আৰু আৰ্ন্তজাতিক বিষয়ে মতবিনিময় কৰে আৰু সন্মতবাদ বিৰুদ্ধে মোকাবেলা , সাবৰিয় নিৰাপত্তা, জলবায়ু পৰিবৰ্তন, ৰাষ্ট্ৰসংঘৰ পুণৰগঠন আৰু অসামৰিক পৰমানু সহযোগিতাৰ সম্পৰ্কে পৰামৰ্শ সম্প্ৰসাৰণত সহমত প্ৰকাশ কৰে ।

ষ্টেট কাউন্সিল ইয়াং জিয়েচিয়ে ২৪ মাৰ্চ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাত কৰে আৰু প্ৰচিডেণ্ট চি জিন পিঙ আৰু প্ৰধানমন্ত্ৰী লি কেচিয়াঙৰ হৈ শুভেচ্ছা গ্ৰহণ কৰে ।

নতুন দিল্লী

২৪ মাৰ্চ ২০১৫